

# Cooperation among select countries of the Indo-Pacific in fighting COVID-19 pandemic

May 14, 2020

## ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত ইণ্ডো-পেচিফিক অঞ্চলৰ নিৰ্বাচিত দেশসমূহৰ মাজত সহযোগিতা

মে' 14, 2020

ইণ্ডো-পেচিফিক অঞ্চলত থকা দেশসমূহত ক'ভিড-১৯ মহামাৰীৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা শ্ৰেষ্ঠ অনুশীলনসমূহ বিনিময় কৰিবৰ বাবে বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাই ২০ মাৰ্চৰ পৰা ১৫ মে' ২০২০ লৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, নিউজিলেণ্ড আৰু ভিয়েটনামৰ বিষয়াসকলৰ সৈতে সাপ্তাহিক টেলিফোনিক বাৰ্তালাপৰ দ্বাৰা মত বিনিময় কৰি আহিছে। সাপ্তাহিক টেলিফোনিক বাৰ্তালাপৰ এই অভ্যাস আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক উপ-সচিব ষ্টিফেন বিগানে আৰম্ভ কৰিছিল।

বন্ধু দেশসমূহৰ মাজৰ এনে আলোচনাই আৱদ্ধ হৈ থকা নাগৰিকসকলক পৰস্পৰৰ দেশসমূহৰ পৰা উদ্ধাৰ; জীৱনদায়িনী ঔষধ আৰু সুৰক্ষাদায়ক স্বাস্থ্যৰ সঁজুলিৰ সংৰক্ষণ; পৰস্পৰৰ দেশসমূহৰ নাগৰিকসকলৰ বাবে ভিছাৰ ব্যৱস্থা কৰা যি তেওঁলোকৰ আয়তৰ বাহিৰৰ পৰিস্থিতিত আৱদ্ধ হৈ আছে; মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা চুবুৰীয়া দেশসমূহ চিনাক্ত কৰি সহায় আগবঢ়োৱা; আৰু পূব এচীয় শীৰ্ষ সন্মিলন আৰু জি২০ দেশসমূহকে ধৰি সকলো দেশে পৰস্পৰৰ সৈতে বহুপাক্ষিক স্তৰত একেলগে কাম কৰা আদি ক্ষেত্ৰত সতৰ্ক হোৱা আৰু একগোট হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত সহায় কৰিছে।

ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ তথ্য যোগানৰ উপৰিও, ক'ভিড-১৯ মহামাৰীৰ সৈতে যুঁজ দিয়াৰ আৰু এই মহামাৰীৰ ভয়ংকৰ পৰিণতিসমূহ হ্ৰাস কৰাৰ বিভিন্ন সমাধান আদি বন্ধু দেশসমূহে বিনিময় কৰিছে।

এনে আলোচনাসমূহে বন্ধু দেশসমূহৰ মাজত প্ৰকৃত সময়ত যোগাযোগ প্ৰয়োজনীয়তাৰ উপলব্ধি কৰোৱাই যাৰ দ্বাৰা পৰস্পৰৰ প্ৰত্যাহ্বানসমূহ আৰু তেওঁলোকৰ শ্ৰেষ্ঠ অনুশীলনসমূহৰ বিষয়ে জনাৰ লগতে এই সত্যও প্ৰতিষ্ঠা কৰে যে সকলো সুৰক্ষিত আৰু নিৰাপদ নোহোৱালৈকে কোনো সুৰক্ষিত আৰু নিৰাপদ হ'ব নোৱাৰে। তেওঁলোকে সাম্প্ৰতিক সত্যতাক প্ৰতিফলিত কৰিবৰ বাবে বিশ্বায়ন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ বাবে এক নতুন মাপদণ্ড প্ৰয়োজনীয়তাৰ কথা দোহাৰে। সুৰক্ষিত আৰু ফলপ্ৰসূ অৰ্থনৈতিক উদ্ধাৰ আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিত বিকাশ; পাৰস্পৰিক সম্পূৰ্ণতাৰ বাবে গুৰুত্বপূৰ্ণ যোগান শৃংখলাত সহনশীলতা আৰু প্ৰাচুৰ্যতা; প্ৰতিষেধক আৰু চিকিৎসাসমূহৰ তীব্ৰ বেগত প্ৰস্তুতি আৰু যোগানৰ বাবে মধ্যম ম্যাদৰ পৰিকল্পনা আগবঢ়াই লৈ যাবলৈ তেওঁলোকৰ অনুৰূপ আগ্ৰহ আছিল যিয়ে এক শান্তিপূৰ্ণ আৰু প্ৰগতিশীল ইণ্ডো-পেচিফিক অঞ্চল আৰু সমগ্ৰ বিশ্বক লাভান্বিত কৰাত নিশ্চিত ৰূপত অৰিহণা যোগাব।

নতুন দিল্লী

মে' 14, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.